



INDIAN CHRISTIAN DAY

যেহেচহু চহক্কাং চাঁবহু

উদযাপনৰ নিয়মাবলীসমূহ

প্ৰেম | সেৱা | উদযাপন

দৰ্শন: প্ৰায় ২০০০ বছৰ ধৰি ভাৰতত থকা প্ৰভু যীচু খ্ৰীষ্টৰ ব্যক্তিত্ব আৰু তেওঁৰ বাৰ্তাসমূহ উদযাপন কৰা (ঘোষণাপত্ৰ পঢ়ক)

আনুষ্ঠানিক প্ৰকাশ: ৩ জুলাই, ২০২১ আৰু পৰবৰ্তী প্ৰতি বছৰে।

কোনে উদযাপন কৰিব পাৰিব?: যীচু খ্ৰীষ্টৰ সকলো ভাৰতীয় মূলৰ অনুগামী আৰু যীচু খ্ৰীষ্টৰ ব্যক্তিত্ব আৰু বাৰ্তাসমূহ উদযাপন কৰিব বিচৰা সকলো লোক।

আন্দোলন: ভাৰতত আৰু সমগ্ৰ বিশ্বতে থকা যীচুৰ বিভিন্ন ভাষা, সম্প্ৰদায় আৰু পৃষ্ঠভূমিৰ ভাৰতীয় শিষ্যসকলৰ এয়া এক তৃণমূল পৰ্যায়ৰ পদক্ষেপ।

উদযাপনৰ পৰিসৰ আৰু প্ৰকৃতি: ৩ জুলাই তাৰিখ দিনটো ভাৰতীয় খ্ৰীষ্টিয় দিৱস / যীচু ভক্তি দিৱস হিচাপে বা প্ৰয়োজন অনুসৰি সমমৰ্যাদাপূৰ্ণভাৱে স্থানীয় আৰু সমগ্ৰ বিশ্বতে পালন কৰিব পাৰিব। এই উদযাপন সম্পূৰ্ণৰূপে অৰাজনৈতিক আৰু অসম্প্ৰদায়িক হ'ব লাগিব, য'ত সুবিধা অনুযায়ী বিভিন্ন ভাষা আৰু পৰম্পৰাৰ অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰিব লাগিব।

প্ৰেমৰ কাৰ্য্য: ৩ জুলাই শনিবাৰে, সমাজখনক আশীৰ্বাদ কৰিবলৈ প্ৰেমৰ আৰু দয়াৰ অন্তত: এটা কাৰ্য্য বাছনি কৰক।

- **গীৰ্জা/সহভাগিতা:** এটা পৰিকল্পনা দল গঠন কৰক, যুৱক-যুৱতী আৰু শিশুসকলক অন্তৰ্ভুক্ত কৰক আৰু মণ্ডলীৰ বাহিৰৰ সমাজখনৰ বাবে “মাত্ৰ এটা” কাৰ্য্য পৰিকল্পনাৰ আয়োজন কৰক।
- **ব্যক্তি/পৰিয়াল:** সমভাৱাপন্ন বন্ধুবৰ্গৰ সৈতে একেলগ হৈ সমাজখনৰ বাবে প্ৰেম আৰু দয়াৰ “মাত্ৰ এটা” কাৰ্য্যৰ আয়োজন কৰক।

উদযাপনৰ ধাৰণাসমূহ:

- দৰিদ্ৰ পৰিয়ালবোৰৰ মাজত খাদ্য বা ভাল কাপোৰ বিতৰণ কৰক
- বাট পথবোৰ পৰিষ্কাৰ কৰক, বৃক্ষ ৰোপণ কৰক, ইত্যাদি
- বিনামূলীয়া সেৱা শিবিৰ, যেনে চকু চিকিৎসাৰ ক্লিনিক, দাঁত, স্বাস্থ্য সেৱা, সাক্ষৰতা আদি কাৰ্য্যসূচীৰ আয়োজন কৰক।
- ভাৰতীয় সংগীত, নৃত্য, আদিৰে সৈতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰক
- বিভিন্ন বয়সৰ গোটৰ বাবে ছবি অঁকা, সংগীত, লিখনি, বক্তৃতা আদি প্ৰতিযোগিতাৰ আয়োজন কৰক
- নাৰ্চিং হোম, চিকিৎসালয়, কাৰাগাৰ আদি পৰিদৰ্শন কৰক

সামাজিক মাধ্যম আৰু গোলকীয় উদযাপন: বেনাৰ প্ৰিণ্ট কৰক আৰু পোষ্টাৰ বনাওক। আইচিডি/ৰাইবিডি ফ্ৰেম আৰু লোগোৰ সৈতে সামাজিক মাধ্যমত প্ৰফাইল আপডেট কৰক। উদযাপনৰ ফটো লওক, ফেচবুক/ইনষ্টাগ্ৰামত বিলাই দিয়ক। ব্লগ, প্ৰবন্ধ আদি লিখি সজাগতা বৃদ্ধি কৰক।

সামগ্ৰী যোগান: ঘোষণাপত্ৰ, দৰ্শন পত্ৰ আৰু উদযাপনৰ নিৰ্দেশাবলীসমূহৰ বিনামূলীয়া পিডিএফ ডাউনলোড এই ৱেবছাইটত উপলব্ধ – www.indianchristianday.com

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি যোগাযোগ কৰক: indianchristianday@gmail.com